


# बाल स्वच्छता मिछन

## पातनि

- स्वच्छ भारत अभियान (परिष्कार भारत अभियान) द्वारा समर्थन उद्देश्य आगत बाखि बाल स्वच्छता मिछन-बंशुभारत स्वच्छता करा है तिल 2014 चन्द्र 14 नवेस्वर तारिखे।
- संहत शिशु विकाश सेरात, अঙ्गनबाड़ी केन्द्रों भित्तिरत आकू इयार चौपाशर अनामय ब्यरस्ताटो एटा अति गुरुत्वपूर्ण अंग कारण इ है तिल एने एक केन्द्र यंत्र आगवडोरा हय छब्बर ब्यरसीया शिशु, गर्भरती तथा दुन्हदात्री मातृसकलक स्वास्थ्य आकू परिपुष्टि द्वारा सेरासमूह। एहि गोटसमूह फ्रेग्रेत संक्रमणो अति सहजसाध्य आकू सेइवावेहि ओपरत उल्लेख करा उद्देश्यसमूहत उपनीत हंवले उल्लेखित ब्यरस्तासमूह प्रहण करा प्रयोजनः



## 1. परिष्कार अंगनबाड़ी

- अंगनबाड़ी केन्द्रों द्वारा चिमेटोरे पकी करा, टाइलहलगोरा वा शिल परा होरा उचित।
- अंगनबाड़ी केन्द्रों भित्तिरत पर्याप्त गोहर परिव लागे आकू बताह चलाचल करिब परा हंव लागे।
- फाट, खट्टा तरपरोर, मुक्त है थका जोरावोर यिमान सोनकाले पारे मेरामति करिब लागे आकू नियमीयाकै परीक्षा करिब लागे।
- चाल आकू बेरबपरा मकवार जाल नियमीयाकै अपसारण कराटो निश्चित करिब लागे।
- दारि आकू पाटिवोर लगते प्रत्येक दिनाइ मजियाखनो परिष्कार करा उचित।
- अपकारी कीट-पतंज बृद्धि गोरार संतारना थका बिन्दा, नर्दमा आकू अन्यान्य स्थानवोर बन्ध करि दिव लागे।

## 2. परिष्कार पारिपार्श्विकता

- अंगनबाड़ी केन्द्रों आबर्जनावोर एटा ढाकनियुक्त आबर्जना पात्रत संग्रह करि योरा उचित आकू एटा पचन सारब गाँतत निक्षेप करा उचित।
- पेलनीया बस्तुओं आबर्जनावोर निर्दिष्ट समयर मूरे मूरे पेलाइ दियाटो बाध्यतामूलक करिब लागे आकू आबर्जना बखा पात्रों नितो खाली करि संक्रमणबोधीरे धुइ-पखाली पुनर ब्यरहार कराब आगेये शुक्रावाह लोरा उचित।
- महर बंश्वर्दि प्रतिरोध करिबले अंगनबाड़ी केन्द्रों चारिओफाले, शौचागार एलेकात आकू नलीनादवोर ओचरत पानी जमा हंवले दिवनालागे।
- अंगनबाड़ी केन्द्रों पाकघरबपरा ओलोरा लेतेरा पानीबोर एटा शोषक गाँत प्रस्तुत करि नाइवा शाक-पाचलिर बावीले एटा नर्दमा प्रस्तुत करि निवापदे उलियाह लै याब पारि।

### ৩. নিজা পরিষ্কার-পরিচ্ছন্নতা

- নিয়মীয়াকে চুলি ধোরক। প্রত্যেক দিনাই চুলি ফণীয়াওক আৰু ওকণী হৈছে নেকি পৰীক্ষা কৰক।
- প্রত্যেক দিনাই পুৱা আৰু শুবলৈ যোৱাৰ আগেয়ে দাঁত পৰিষ্কার কৰক।
- প্রত্যেক দিনাই স্নান কৰক আৰু কাপোৰ-কানিবোৰ নিয়মীয়াকে ধুই সলাই গেলাওক।
- শৌচ কৰাৰ পাছত, ভোজনৰ আগেয়ে, ল'ৰা-ছোৱালীৰ মুখমণ্ডল পৰিষ্কার কৰাৰ পাছত, মুকলি ঘা এটুকুৰাৰ পৰিচৰ্যা কৰাৰ আগেয়ে, পেলনীয়া বস্তু তথা আৰবৰ্জনা স্পৰ্শ কৰাৰ পাছত চাৰণেৰে হাত ধোৱাটো নিশ্চিত কৰক। আমাৰ আঙুলিৰ নখবোৰ চুটকৈ কাটি বখা উচিত।
- হাত আৰু মণিবন্ধৰ সকলো অংশ ঘাঁহি ঘাঁহি পদ্ধতিগতভাৱে ধোৱা উচিত।
- সংক্রমিত মাটিৰ সংস্পর্শলৈ খালী ভৰি আহাটো প্রতিৰোধ কৰিবলৈ জোতা/চেণ্ডেল পৰিধান কৰক।
- অঙ্গনবাড়ী কেন্দ্ৰত শিশুৰ বাবে ছিংক আৰু হাত ধোৱাৰ সা-সুবিধাখনি সঠিক মাত্ৰাত থকা উচিত আৰু সিবিলাক নিয়মীয়াকে পৰিষ্কার কৰাটো বাধ্যতামূলক।

### ৪. পৰিষ্কাৰ খাদ্য

- খাদ্য প্ৰস্তুত আৰু পৰিৱেশনৰ বাবে ব্যৱহাৰ সকলোৰ বাচন-বৰ্তন উপযুক্ত ডিটার্জেন্ট ব্যৱহাৰ কৰি পানীৰে ধুই লোৱা উচিত।
- ঘেঁঁ আৰু চাউলৰ নিচিনা খাদ্য-শস্য বতাহ নোসোমোৱা মৰাপাটৰ তৈলা বা টেমাৰ ভিতৰত ভৰাই ৰাখিবলাগে।
- টিএইচআৰ পৰিষ্কাৰ ঠাইত মজুত বখা উচিত আৰু প্লাষ্টিক ছাঁটৈৰে ঢাকি থৈ আৰ্দ্রতাৰপৰা নিলগাই বখা উচিত।
- খাদ্য বস্তুৰ বেৰৱপৰা আঁতৰাই ৰাখি মজুত কৰিবৰ বাবে এখন কাঠৰ তক্তা ব্যৱহাৰ কৰিব পাৰে।
- সতেজ খাদ্য ভাণ্ডাৰ ব্যৱহাৰ কৰাৰ আগেয়ে পুৰণি মজুত ব্যৱহাৰ কৰা উচিত।
- খাদ্য, তেল আৰু পানী মজুত কৰিবৰ বাবে বাসায়নিক পদাৰ্থৰ টেমা ব্যৱহাৰ নকৰিব।
- খাদ্য দীঘল হেতাৰ সৈতে চামোচৰ ব্যৱহাৰ কৰি পৰিৱেশন কৰা উচিত।
- বন্ধনৰ বাবে ব্যৱহাৰ উপাদানসমূহ নিৰ্ভেজাল আৰু পোক-পৰৱৰ্তী পৰিনথকাটো নিশ্চিত কৰা উচিত।
- পাকঘৰৰ আশে-পাশে কোনো বাসায়নিক পদাৰ্থ/বিয়াক্ত দ্রব্য/বীজাণুনাশক মজুত বখা উচিত নহয়।

### ৫. পৰিষ্কাৰ খোৱা পানী

- খাদ্য বস্তু ধোৱা পানীখনি এনে হোৱা উচিত যাতে সেইবোৰে খাদ্য দুষ্পুতনকৰে।
- পানী মজুত বখা টেংক/বাকেটবোৰ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে পৰিষ্কাৰ কৰি থকা উচিত।
- নিৰাপদ খোৱা পানী পৰ্যাপ্ত হোৱা উচিত আৰু বাচনত মজুত কৰি বখা উচিত। টেপ থকা বাচনো ব্যৱহাৰ কৰিব পাৰে।
- বাচনৰপৰা পানী আনোতে হাত জুবুৰিওৱা উচিত নহয়।
- যদিহে পানীৰ বাবে ফিল্টাৰ পিউৰিফায়াৰ ব্যৱহাৰ কৰা হয়, তেন্তে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে দিয়া নিৰ্দেশনাসমূহ মানি চলা উচিত।
- খোৱা আৰু বন্ধনৰ বাবে ব্যৱহাৰ পানীখনিৰ বিশুদ্ধকৰণ/বীজাণুনাশনৰ বাবে পানী উতলাই লোৱাটোৱেই হৈছে এটা নিৰাপদ তথা সহজ উপায়।

### ৬. পৰিষ্কাৰ শৌচাগাৰ

- প্রত্যেকদিনাই পুৱা আৰু ল'ৰা-ছোৱালীৰ যোৱাৰ পাছত শৌচাগাৰ পৰিষ্কাৰ কৰা উচিত আৰু সকলো সময়তে পৰিপাটিকৈ বখা উচিত।
- শৌচাগাৰৰ ওচৰতে সুবিধাজনক স্থানত চাৰেন আৰু পানী বখা উচিত।
- শৌচাগাৰৰ বাবে নিয়মীয়া পানী যোগান থকা উচিত।
- টেপবোৰেৰে পানী নিগৰি থকাটো পৰীক্ষা কৰক।
- শিশুৰ অনুকূল শৌচাগাৰৰ ওপৰত প্রাথান্য দিয়ক।
- শিশুৰ অনুকূল শৌচাগাৰৰ বাবে মূল বিৱেচিত বিষয়বোৰ ভিতৰত অন্তৰ্ভুক্ত থাকেঃ
  - শিশুৰ বাবে গোপনীয়তা, বেৰত পোহনীয়া জীৱ-জন্মৰ আটকধূনীয়া ব্যঙ্গচিত্ৰ, ল'ৰা আৰু ছোৱালীৰ বাবে পৃথক শৌচাগাৰ, শৌচাগাৰৰ ভিতৰত খোৱা-পখলাৰ সুবিধা।